

সন্মালৈবাক স্পোর্টস

IMPHAL, THURSDAY, JUNE 2, 2016 PAGE 7

পেৰিসত চখৰিবা ফ্ৰেন্স ওপন গ্ৰান্ডস্লাম টুৰ্ণামেণ্টৰী যুৱেন দিগলকী কাৰ্টৰ ফাইনেল চহুৱৰা যু এস এ গী সেরেনা ৱিলিয়াম (ওই) অমদি মেন সিলককী সেমি ফাইনেল চহুৱৰা গ্ৰেড ব্ৰুটো গী এনিদ সুৱে



অনীশ্বৰা ৱোয়েল কপ ফুটবোল টুৰ্ণামেণ্ট ২০১৬ কেন বেগ থাংমৈবন্দনা এম যু এস এ মেজোৰখুল ৪-০ দা মায়থিবা পীত্ৰে

এস এন এম
ইশ্বৰা, জুন ১ :
কেন বেগ থাংমৈবন্দনা এম যু এস এ মেজোৰখুল অমনবীণে অৱাং লৈকায়না কৈবা নোৰ্থ অমনবীণে দিবলপমেণ্ট ওপনাইজেনসনগী গ্ৰুইদনা চখৰিবা অনীশ্বৰা ৱোয়েল কপ ফুটবোল টুৰ্ণামেণ্ট ২০১৬ গী মেটচত পোল ৪-০ দা মায়থিবা পীত্ৰে।

ৱোয়েল ফুটবোল ক্ৰম নাগাথৰাবনা শীন্দনা চখৰিবা কপ অচিপী ৱেদ শাৰখিবা গ্ৰুপ সি গী কেন বেগ থাংমৈবন্দনা এম যু এস এ মেজোৰখুল আহানবা হাত্ত লোকা ফলবন্দনা পোল অৱাং হাত্ত জ্ঞাপিল।

অনীশ্বৰা হাফকী শৰুতা কেন বেগনা য়ায়া বোলা পান্দনা শাৰখিবা গোৱাননা ৮ খৰা মিনিট মেটচকীনা ৩৬ খৰা আই নিলাকায়না পোল অমা লুকা মেট অদুৰী অহবনা পোল চানবা শাৰোই ওইনা মায় পান্দনী লী ৱোয়েল পূৰ্বাবনা অৱ। ৪-০, ৪-০ অমদি ৬-৭ খৰা মিনিটত এ ৱোয়েল পোল অৱাং হাত্ত লোকা ফলবন্দনা শাৰোই ওইনা পোলনা মেট অদু পোল ৪-০ দা মায়থৰাবন্দনা অচোৰা পোঁতা লৌ।

ৱেদী প্ৰোগ্ৰা ৱোয়েল এফ সি নাগামপাল অমদি ওল ৱেচ মুইইসেনা শাৰাগদবা গ্ৰুপ সি গী



মেটচ কৰিওৱা খুসোংবা খৰদকী শাৰোই। মেটচ অসি থা অসিগী ৫ গী মুখিল পুং ১.৪৫ দা শাৰাগদি।

ইন্ডুকুমাৰ, ও ইনাওটা, এস ইজোৱেই, এস পূৰ্ণাচি, আৰ কে নোংৱেন, দৰিউ ৱোয়েন, এম সৰ্জিৎ কুমাৰ, কিপ্ৰেন হাওমিহা, এ নোনি, টি ষ্ট্ৰ সৰ্জয়, এম বোমক, কে এস ষ্ট্ৰ বিকাস, থাইলিন্: ৱোয়েম, কে এস ষ্ট্ৰ কেবুকাৰ, সি ষ্ট্ৰ খোইবা অমদি এ মফিকুমাৰ।

অনীশ্বৰা মেটচ গ্ৰুপ সি গী ৱোয়েল এক সি নাগামপাল অমদি যু এক সি হাইইগোতা মুখিল ৩.১৫ দা শাৰাগদি।

ৱেফৰি ফিটনেস টেট্ট অমদি গ্ৰেদ এগজামিনেসন পাংথোক্ৰগনি

এস এন এম
ইশ্বৰা, জুন ১ :
ওল মণিপুৰ ফুটবোল এসোসিয়েসন শীন্দনা জুলাই ৩ ৬টা ৫ খাৰা থমন লুপাক স্পোৰ্টস কমপ্লেক্স অমদি ওল মণিপুৰ স্পোৰ্টস এসোসিয়েসনগী ফুটবোল টেট্ট অমদি গ্ৰেদ ইজোৰামিন পাংথোক্ৰগনি হায়না ওল মণিপুৰ ফুটবোল এসোসিয়েসনগী জেনৱেল সেক্ৰেটাৰী এল ৱাৰ্জিৎ ৱোইনা গ্ৰেদত আৰোৱকপা চেৱোল অমনা খাংথোক্ৰগনি।

জুলাই ৩ অচোৰা মুইংতা খুসম লুপাক স্পোৰ্টস কমপ্লেক্সত অৱকী পুং ৭ তা ফিটনেস টেট্ট পাংথোক্ৰগনি।

আইবা জোনি পাংথোক্ৰগনি মফন মতামি লেপটি। অকু ৪৫ মফোলগীঅকু ৱেফৰিশিংগী অমদি ৱাৰ্জিৎ ৩৬ খৰা মণিপুৰ ফুটবোল এসোসিয়েসনগী ৱেফৰিশিংগী এগজামিনেসন ফি না লুপা ২০০ ওইগনি। ৱেফৰি আইইনেলটিকিৎসন নৰৱ আৰ আই এল হোলদৰ অমদি ৱেফৰি এদমিনিষ্ট্ৰেচন আই এফ ইন্ট্ৰা আৰ এ এস আই দা এক্ৰুইড লোৰা মীওইগীনা এষ্ট্ৰিবেট অমদি অপদেট্ৰিং জোঁদাৰনি।

শৰক ৱাগদৰা ৱেফৰিশিংগীনা তৱাই ফান্দা ই ৱেফৰি মফনা খৰক ৱোবোল নৰৱ অমদি পাংথোক্ৰগনি হায়ৰ। আই এফ কী ৱেফৰাইতা ওল লাইনা থাংথোক্ৰগনি।

লালা হাসপাতাল

পাট কে অসিগী তাং ১-০৬-২০১৬ ই: গী ইজনা কপ্ৰে মীৱেপকী এৱজিউমেণ্ট অমা হাৰখিন্: অৱিখ ওৱনা হায়নি মে ৩১ গী ইজনা হাৰখনককী এৱজিউমেণ্ট এৱজেক্ট না শাৱয়দকী হাৰখিন্: শোৱখিবিদগীমফন জৰুপীনি।

নুৱাইবা ৫ দা প্ৰটিক্ৰেল অমদি

নেৰোকো এফ সি গী কিষৰা বেট্ট দিসিপ্লিন প্লেয়ৰ ওফ দি ইয়ৰ তাপ্ৰে



এস এন এম
ইশ্বৰা, জুন ১ :
ফল্গ ৱেফৰিশিংগী আই লিগ সেকেন মিনিটন ফাইনেল ৱাউদ মফো শৰক যাব অচোৰা অহতৰা পোজিমন অচিবা মণিপুৰগী অমত্ৰ জুইবা আই লিগ শৰক যাবাৰি মেজোৰা এফ সি গী প্ৰেগৰিশিংগী ৱেফৰি আই লিগ অচি ৱেট্ট প্ৰেগৰ ওফ দি ইয়ৰগী মনা মেথোম ফিলন সিংহ না অৱ।

পাংথোক্ৰগনি নেৰোকো এফ সি গী লিগ ওপুগী ৱেফৰেল ফিলন মফো শাৰোই ৭ তা অহবৰা মনা কৰা লৌথোক্ৰনি।

ইন্টাৰ দিষ্ট্ৰিক্ট ফুটবোলগী ত্ৰাফফৰ হৌত্ৰে

এস এন এম
ইশ্বৰা, জুন ১ :
ওল মণিপুৰ ফুটবোল এসোসিয়েসন শীন্দনা ৱেদগী ইন্টাৰ দিষ্ট্ৰিক্ট ত্ৰাফফৰ ২০১৬-১৭ হৌত্ৰে। অচোৰা মুইংতা শাৰোই মফনা এপ্ৰাই ৱেফৰিশিংগী হায়না ওল মণিপুৰ ফুটবোল এসোসিয়েসনগী জেনৱেল সেক্ৰেটাৰী এল ৱাৰ্জিৎ ৱোইনা গ্ৰেদত আৰোৱকপা চেৱোল অমনা থাংথোক্ৰগনি।

ফল্গৰা ৱিৱৰ ওইকনা মফু ওইবা আই লিগকী মফন কৰা অৱখিৱনি।

Table with 5 columns: Sl.No., Name, From, To, Category. Lists participants from various districts.



গ্ৰান্দস্লাম টুৰ্ণামেণ্ট ১৪ ৱেফৰি ৱেফৰেল মফন খুসোং: শোকপনা মফন ওইকনা ইন্টাৰ চেম্পিয়নশিপ য়াওথোক্ৰগি।

অন্দৰ ৪৫ কে জি ফুটবোল টুৰ্ণামেণ্ট ২০১৬ সি ষ্ট্ৰ আৰ অমদি টি এফ সি দ্ৰো ওইত্ৰে এল কে ৱাই দি এ মায় পাকত্ৰে

এস এন এম
ইশ্বৰা, জুন ১ :
ফুটবোলপমেণ্ট সেক্টৰ ক্ৰম ইন্ডুকুমাৰ, ও ইনাওটা, এস ইজোৱেই, এস পূৰ্ণাচি, আৰ কে নোংৱেন, দৰিউ ৱোয়েন, এম সৰ্জিৎ কুমাৰ, কিপ্ৰেন হাওমিহা, এ নোনি, টি ষ্ট্ৰ সৰ্জয়, এম বোমক, কে এস ষ্ট্ৰ বিকাস, থাইলিন্: ৱোয়েম, কে এস ষ্ট্ৰ কেবুকাৰ, সি ষ্ট্ৰ খোইবা অমদি এ মফিকুমাৰ।



এল কে ৱাই দি এ (এ) লাইফম খুসোনা দি ৱাই সি খবৰোক পোল ৩-১ দা মায়থিবা পীত্ৰে।

অসিগী অত্ৰোৱা মেটচত এল কে ৱাই দি এ (এ) লাইফম খুসোনা দি ৱাই সি খবৰোক পোল ৩-১ দা মায়থিবা পীত্ৰে।

অম্ফা অমদি এসোসিয়েসনশিংগী ওইনা পাংথোক্ৰদাৰা ৱেফৰিশিংগী প্ৰোগ্ৰামশিং লাওথোক্ৰে মমাংদা য়াওহৌদবা অমদি ফেল ওইখিবা ৱেফৰিশিংগীনা হন্দকী এগজামিনেসনদা শৰক য়াৰা য়াগনি

এস এন এম
ইশ্বৰা, জুন ১ :
ওল মণিপুৰ ফুটবোল এসোসিয়েসন শীন্দনা জুলাই ৩ ৬টা ৫ খাৰা থমন লুপাক স্পোৰ্টস কমপ্লেক্স অমদি ওল মণিপুৰ স্পোৰ্টস এসোসিয়েসনগী ফুটবোল টেট্ট অমদি গ্ৰেদ ইজোৰামিন পাংথোক্ৰগনি হায়না ওল মণিপুৰ ফুটবোল এসোসিয়েসনগী জেনৱেল সেক্ৰেটাৰী এল ৱাৰ্জিৎ ৱোইনা গ্ৰেদত আৰোৱকপা চেৱোল অমনা খাংথোক্ৰগনি।

জুলাই ১৫ দৰী ৩১ ফাওবা অম্ফা ইন্টাৰ কৰ্ণ পাংথোক্ৰনি।